

# 15th East Asia Summit

November 14, 2020

## 15তম পূৱ এচিয়া বৈঠক

নৱেম্বৰ 14, 2020

1. বিদেশ বিষয়ক মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতৰ প্ৰতিনিধিত্ব কৰে 15তম পূৱ এচিয়া বৈঠকত (ই এ এছ) 14 নৱেম্বৰ 2020 তাৰিখে। বৈঠকখনৰ সভাপতিত্ব কৰে ভিয়েটনামৰ প্ৰধান মন্ত্ৰী মহামান্য নগুয়েন জুৱান ফুচে এচিয়ান সভাপতিৰ ক্ষমতাৰে। এই ভাৰচুৱেল বৈঠকত ই এ এছৰ গুটেই ওঠৰখন দেশে অংশগ্ৰহণ কৰে।
2. নিজৰ মন্তব্যত বিদেশ বিষয়ক মন্ত্ৰীয়ে ই এ এছৰ গুৰুত্ব পুনৰ উল্লেখ কৰে নেতাৰ-নেতৃত্বৰ পৰিষদ হিচাপে কৌশলগত বিষয়ৰ ওপৰত ভাৱ বিনিময় কৰাৰ ক্ষেত্ৰত। তেওঁ আন্তঃৰাষ্ট্ৰীয় আইন অৱলম্বন, সীমান্তৰ অখণ্ডতা আৰু সাৰ্বভৌমিত্বৰ সন্মান, আৰু এক নিয়ম-ভিত্তিক বিশ্বব্যাপী অনুশাসন প্ৰচাৰ কৰাৰ গুৰুত্বৰ কথা কয়।
3. কোভিড-19ৰ ক্ষেত্ৰত, তেওঁ ই এ এছ নেতাসকলক মহামাৰীৰ প্ৰতি ভাৰতৰ প্ৰতিক্ৰিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক সহায় কৰাত ভাৰতৰ প্ৰচেষ্টা উল্লেখ কৰে। তেওঁ পুনৰ উল্লেখ কৰে প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতিশ্ৰুতি কোভিড টীকা সকলো দেশত উপলব্ধ আৰু সুলভ কৰাৰ।
4. বিদেশ বিষয়ক মন্ত্ৰীয়ে ইণ্ডো-পেচিফিকৰ ওপৰত বাঢ়ি অহা গুৰুত্বৰ কথা উল্লেখ কৰে এক সমন্বিত আৰু জৈৱিক সমুদ্ৰ স্থান হিচাপে, যাৰ কেন্দ্ৰত আছে এচিয়ান। তেওঁ এচিয়ানৰ দৃষ্টিভঙ্গী আৰু ভাৰতৰ ইণ্ডো-পেচিফিক পদক্ষেপৰ মাজৰ সমন্বয়ৰ প্ৰশংসা কৰে। ভাৰত সমানেই ধনাত্মক আছিল যেতিয়া শেহতীয়াকৈ আন ৰাষ্ট্ৰই ইণ্ডো-পেচিফিক নীতি ঘোষণা কৰিছিল। বিভিন্ন দৃষ্টিভঙ্গীৰ সমন্বয় কেতিয়াও এক প্ৰত্যাহ্বান নহয় যদি আন্তঃৰাষ্ট্ৰীয় সহযোগৰ প্ৰতি নিষ্ঠা থাকে।
5. দক্ষিণ চীন সমুদ্ৰৰ ক্ষেত্ৰত, বিদেশ বিষয়ক মন্ত্ৰীয়ে নিজৰ চিন্তা প্ৰকাশ কৰে অঞ্চলটোত বিশ্বাস ভংগ কৰিব পৰা কাৰ্য আৰু ঘটনাৰ বিষয়ে। তেওঁ কয় যে আচৰণ বিধি পৰ্যালোচনা তৃতীয় পক্ষৰ বৈধ সুবিধাৰ প্ৰতি ক্ষতিকাৰ হ'ব নালাগে আৰু ইউ এন চি এল অ' এছৰ লগত সম্পূৰ্ণ সংহতি ৰাখিব লাগে। তেওঁ উল্লেখ কৰে প্ৰাক-কোভিড পৃথিৱীত অধিক আন্তঃৰাষ্ট্ৰীয় সহযোগৰ প্ৰয়োজনৰ কথা ৰাষ্ট্ৰীয় সীমা নেওচি প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিবলৈ যেনে সন্মতবাদ, বতৰ পৰিৱৰ্তন, মহামাৰী ইত্যাদি।

6. বৈঠকখনে আলোচনা কৰে উপায় ই এ এছ মঞ্চখন শক্তিশালী কৰাৰ আৰু ইয়াক অধিক প্ৰতিক্ৰিয়াগত বনোৱাৰ উদয় হোৱা নতুন প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হ'ব পৰাকৈ নিজৰ 15তম বাৰ্ষিকীত আৰু হা নৈ ঘোষণা অবলম্বিত কৰে। নেতাসকলে উল্লেখ কৰে সুৰক্ষা নিশ্চিত কৰা, উপযুক্ত আৰু কম খৰচৰ কোভিড-19 টীকাৰ উপলব্ধিৰ বাবে সহযোগৰ গুৰুত্ব। তেওঁলোকে এক দ্ৰুত আৰু দীৰ্ঘস্থায়ী অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে বিশ্বব্যাপী যোগান চক্ৰ মুকলি কৰাৰ ক্ষেত্ৰত অধিক সহযোগ কামনা কৰে। আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় যেনে দক্ষিণ চীন সমুদ্ৰ, কৰিয়ান উপদ্বীপৰ পৰিস্থিতি আৰু ৰখিন ৰাজ্য আলোচনা কৰা হয়। হা নৈ ঘোষণাৰ বাহিৰে, বৈঠকখনে আন চাৰি নেতাৰ ভাষ্য অৱলম্বন কৰে সমুদ্ৰ বহনক্ষমতা; মৰামাৰী প্ৰতিৰোধ আৰু প্ৰতিক্ৰিয়া; মহিলা, শান্তি আৰু সুৰক্ষা; আৰু আঞ্চলিক অৰ্থনীতিৰ স্থিৰ বিকাশ।

নতুন দিল্লী

নৱেম্বৰ 14, 2020

**DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.**